

চিএছ আই আৰ- নেইষ্টৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিৰ বঁটাৰ বাবে আবেদন আহ্বান

যোৰহাট তথা উত্তৰ-পূৱৰ এটা অগ্ৰণী বিজ্ঞান আৰু প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠান চিএছ আই আৰ- উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(নেইষ্ট)ৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিয়ে যোৱা দুবছৰৰপৰা অসমৰ সাহিত্য,সমাজ তথা সংস্কৃতিৰ উন্নতিৰ হকে কাম কৰি থকা নৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে 'শৈক্ষিক অনুপ্ৰেৰণা বঁটা' নামেৰে এটা বঁটাৰ প্ৰদান কৰি আহিছে। এই বছৰ প্ৰদান কৰিবলগীয়া বঁটাৰ বিষয় হ'ল – মহাপুৰুষীয়া সাহিত্যৰ গৱেষণা আৰু বিশ্লেষণ'। এই বঁটাত থাকিব নগদ ১০,০০০ (দহ হাজাৰ টকা) টকা আৰু এখন মানপত্ৰ আৰু এটি স্মাৰক। সমিতিয়ে ২০১৮ চনৰ এই বঁটাৰ বাবে অসমৰ উক্ত বিষয়ত PhD/M. Phil কৰি থকা অথবা PhD/M. Phil সম্পূৰ্ণ কৰা ৪০ বছৰৰ অনূৰ্দ্ধ ব্যক্তিৰপৰা আবেদন পত্ৰ আহ্বান কৰিছে। আবেদনকাৰীৰ গৱেষণা বিগত ১০ বছৰৰ ভিতৰত কৰা হ'ব লাগিব। এই বিষয়ত আবেদনকাৰীৰ কৰ্মৰাজীয়ে সমাজত এক যোগাত্মক প্ৰভাৱ পেলোৱা অথবা পেলাব পৰা হোৱাটো বাঞ্ছনীয়। ইচ্ছুক ব্যক্তিয়ে প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন পত্ৰ অক্টোবৰ মাহৰ ২০ তাৰিখ বা তাৰ আগতে ড° যতীন কলিতা, উপদেষ্টা, বঁটা সমিতি তথা মূৰব্বী, গৱেষণা পৰিকল্পনা আৰু বাণিজ্যিক বিকাশ বিভাগ (Research Planning and Business Development Division), চিএছ আই আৰ- উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাট- ৭৮৫০০৬ – এই ঠিকনাত পোৱাকৈ পঠাব লাগিব। ইচ্ছুক ব্যক্তিয়ে আবেদন পত্ৰৰ এটা কপি ই-মেইলযোগে আগতীয়াকৈও পঠিয়াব পাৰে। ই-মেইল কেইটা হ'ল – kalitajk74@gmail.com আৰু madhurya2007@gmail.com। আবেদন প্ৰ-পত্ৰ আৰু বঁটাৰ বিশদ বিৱৰণৰ বাবে সমিতিয়ে চিএছ আই আৰ - নেইষ্টৰ ৱেবচাইট www.neist.res.in চাব পাৰে অথবা সমিতিৰ বিষয়ববীয়া ড° ৰাজীৱ লোচন গোস্বামী (ফোন ৯৪৩৫৩৫২৬৮৬), ড° যতীন কলিতা (ফোন ৯৪৩৫৫৫৭৮২৪) আৰু মাধুৰ্য্য শইকীয়াৰ (ফোন ৯৮৫৪৮৩৫৩৬৪) সৈতে যোগাযোগ কৰিব পাৰে। নিৰ্বাচিত ব্যক্তিক অহা ২৭ অক্টোবৰত নেইষ্টৰ আৱাসিক চৌহদত আয়োজন কৰা জন্মোৎসৱৰ মুকলি অধিৱেশনত এই বঁটা প্ৰদান কৰা হ'ব।
